

Ancient Assamese Script

অসমীয়া পাতীল লিপি।

(পুৰণি অসমীয়া আধৰ)

BY

Sarbeswar Kataki

OF THE

ASSAM SUBORDINATE EDUCATIONAL SERVICE.

Hony. Assistant Secy. Kamarupa Anusandhan Samiti, Gauhati,
Joint Secretary Assamese Language Improvement Society
Gauhati, Ex-president of the Historical Section of the
14th Session of the All Assam Literary Conference,
author of "Muroli" "Tribeni" "Tatwa Tathya"
"Life of Hem Chandra Baruah" "Life of
Satyanath Bara" "Sahitya Sambhar"
"Sahitya Sampad" "Assamia
Sahitya Kosh" and "Anti-
quities of Assam" &c.

Gauhati
ASSAM

1936
1858 Sakabda.

[Read in the eight session of the All India Oriental
Conference held in Mysore in December, 1935].

All rights reserved]

[Price One Rupee only.

$\partial_0^{n_0}$

Ancient Assamese Script

The little experiences I have gathered by my long association with the Kamarupa Anusandhan Samiti, Gauhati (Assam Research Society) as an Honorary Assistant Secretary for the last 13 years, and my recent deputation to the Indian Museum, Calcutta for receiving a course of training in Archæology in June, 1935, actuate me to compile a booklet on ancient Assamese script. I confess I have not the scholarship or larger experiences necessary for such a task. This small pamphlet is meant only as a humble contribution to the study of the evolution of the Indian script from the Assamese standpoint. As a pioneer attempt it may not be free from imperfections.

The history of the Assamese script may be broadly divided into two periods, (i) from the earliest historical times to the 13th century ; (ii) from the 13 century to the present times. The Assamese script seems to be older than 1500 years. The origin of the script can be traced historically from the 7th century when Huien-T' Sang, the Chinese pilgrim, visited Kamarupa during the time of Kumar Bhaskara Varma, an ally of Harsha

Vardhana of Kanauj. The discovery of the following Epigraphic records has made it possible to study the Assamese script chronologically ;

- (1) The copperplate of Kumar Bhaskar Varma of 610 A.D.
- (2) The terracota seal of Bhaskara Varma found at Nalanda of 643 A.D.
- (3) The Tezpur rock inscription of the Gupta era 520 i.e. 829 A.D.
- (4) The Golaghat Deopani image inscription of the 9th century.
- (5) The copperplate of Vanamala Deva of 854 A.D.
- (6) The copperplate of Bala Varma III of 883 A.D.
- (7) The copperplate of Ratnapala Varma of 1025 A.D.
- (8) The copperplate of Indrapala Varma of 1038 A.D.

- * 1. Epigraphica Indica, Vol. XII & XIX.
- 2. Journal of the Bihar & Orissa Research Society Vol. VI.
- 3. J. B. & O. R. S.—December 1917.
- 4. Epigraphic Indica, Vol. XVIII, page 329-30.
- 5. Journal of the Asiatic Society of Bengal, Vo. IX.
- 6. J. A. S. B. No. 1, 1897.
- 7. J. A. S. B. 1898.
- 8. J. A. S. B. Part I—1898.

(9) The copperplate of Indrapala Varma of 1051 A.D.

(10) The copperplate of Dharmapala Varma of 1092 A.D.

(11) The Kanai Barashi rock inscription of 1127 Saka era i.e. 1205-6 A.D.*

Plates showing the gradual evolution of the Assamese alphabet have been prepared on the basis of these records. Some letters have been found in double forms. For instance ৰ (w) is found written as ৰ with the dot within the letter. In the plates I have attempted as far as practicable to adopt those forms of the letters which are found common and which occur more frequently. From the 13th century onwards the Assamese script has been found to belong to different schools named :—(1) Gargayan ; (2) Bamunia ; (3) Lakhari or Kaitheli. In the preface to late Pandit Hem Chandra Goswami's Descriptive Catalogue of Assamese Manuscripts published by the Calcutta University, Prof. S. K. Bhuyan observes, "The Assamese manuscripts afford an invaluable opportunity for the study of the evolution of the Assamese script, which is used in all

9. J. A. S. B. Part I—1897.

10 & 11. Annual Report of the Kamarupa Anusandhan Samiti 1920, first edition and


Early History of Kamarupa by K. L. Baruah and
কামরূপ শাসনাবলী by P. Vidyavinode.]

puthis even in Sanskrit ones. Its difference from Bengali consists in several letters ; but at present, only the letters ৰ (r) and ৱ (w) have maintained the distinction between the two alphabets. The letter ঢ (th) is a reproduction of চ (ch) with a small dash projecting from the bottom of the latter. The letters ৱ (n) and ৳ (l) are sometimes indistinguishable, though some copyists put a dot below ৱ in order to represent ৳। In many manuscripts অ, আ, কু, হ, ত্য and ঞ approach their Sanskrit prototypes more than their modern Assamese equivalents. Words written at one stretch without demarcation from each other by the necessary gap present enormous difficulties to the uninitiated reader. The habituated copyist or reader has, in these cases, to read the text by anticipation, which is possible only when he is intimately acquainted with the contents or allied subjects. Thus manuscript reading and copying were confined to a fixed and trained class of people. There were several schools of Assamese script, *viz.*, Gargaya, Bamunia, Lakhari and Kaitheli, but their distinction have not been closely studied, and they have a tendency now to merge into one another, thus, more or less, producing a common script, which has further been accelerated by the uniformity of the printing press.”

But in this booklet it will be seen that all such forms having little or more variations have been embodied.

Scholars^s are of opinion that Brahmi is the origin of the Indian script. †The Edicts of Asoka were written in Brāhma and Kherosthi character. In the Maurya period, the Maurya script had three variations. After it, during the Kushan period, Indian scripts had great many variations. Then in the Gupta period during the 4th and the 5th century the Gupta script showed three variaions. In the existing works on Epigraphy the origin of the Assamese script has not been dealt with in the different varying forms as shown below. The Assamese script is a descendant of the Kutila variation of the Gupta script of Eastern India.

[Cf. Dr.
Buhler's
Chart]



Thus the Assamese script assumed the present form through the above mentioned stages as shown in the plates. One thing to be noted is that prior to the

† When the seal of Mohenjodara will be deciphered the history of the Indian Scripts may be changed.

advent of the Ahoms in the 13th century the script was known as Kamarupi script. Assamese script is the nomenclature given by the Ahom kings of the, Shan dynasty who ruled Assam for a period of 600 years commencing from the 13th century. In the copperplate grant of the Ahom kings it is distinctly written असमा-क्षरेण लिखितं (*asamaksarena likhitam*) i.e. recorded in Assamese script. One side of the plate was inscribed in Ahom (Shan) character and the other side was inscribed in the Assamese (Kamarupi) character though the contents of the grant remained the same. The Assamese script is found in Epigraphic records from 610 A.D. (Copperplate of Bhaskara Varma) in unbroken continuity covering a period of about 1300 years. Thus its evolution of the Kutila variation of the Gupta script may not be dated less than 1500 years.

GAUHATTI

S. KATAKI

30-12-35

Leading Points of the Book

(English Portion)

Introductory—Division of the period of the Assamese script—the age of the script—sources or records for the preparation of the script—different schools of the script in the Ahom period—origin of the Indian script—script of the Eastern School—absence of the right view of the Assamese script in Epigraphy—Kamarupi or Assamese script originated from the Kutila variation—illustrated plates.

(Assamese Portion)

অসমীয়া লিপিৰ বয়স— লিপিৰ সৰ্বপ্ৰথম নিৰ্দৰ্শন— অসমীয়া আখবৰ ক্ৰমবিকাশ— লিপি প্ৰস্তুতৰ সজুলি— অসমীয়া লিপিৰ যুগবিভাগ— লিপিৰ বৎশ-লতিকা—ভাৰতীয় লিপিৰ লগত অসমীয়া লিপিৰ সমষ্টি— আহোম যুগৰ বিভিন্ন লিপিৰ স্থূল— শুল্প আখবৰ লগত অসমীয়া আখবৰ সান্দৃশ্য— কুটিল আখবৰ লগত অসমীয়া আখবৰ সান্দৃশ্য— অসমীয়াৰ প্ৰত্যেক আখবৰ গঢ় গতি বা ক্ৰমবিকাশ— ওপৰকি— লিপি পৰিৰ্বৰ্তন বিষয়ে আলোচনা— পুৰণি অসমীয়া আখবৰ প্ৰচলন— বোমান লিপি প্ৰচলন— বোমান লিপিৰ লিখা আদৰ্শ— অসমীয়া লিপিৰ পুস্তক প্ৰণয়নৰ প্ৰয়াস— ভাৰতীয় মাটি-ভাৰাত অসমীয়া লিপিৰ বিশেষত্ব— সামৰণি।

Acknowledgement

I am greatful to Mr. L. N. Bezbarua, the distinguished Assamese authority who very kindly examined the book in proof. He further encourages me by writing thus.

“অসমীয়া পুৰণি আখৰৰ গড়ৰ চানেকি এই পুস্তিকাত খৃষ্টীয় সপ্তম শতিকাৰপৰা ধাৰ নিছিগাকৈ আমি দেখিবলৈ পাইছো। বঙ্গদেশত প্ৰচলিত আখৰ দৈবছৰ্বিপাকত আমাৰ দেশতো চলি এই ফালৰ অসমীয়া আৰু অনা-অসমীয়াৰ চহুৰ আগত যি এটা ভুলৰ কুৰলি পেলাইছে, মেই কুৰলি এই কিতাপে গুচাই ফৰকাল কৰিব নিশ্চয়। কটকীয়ে অসমীয়া আখৰৰ ক্ৰমবিকাশ, হৃষ্টা যুগত বিভাগ কৰি দেখুৱাইছে, যেনে,—(১) সপ্তম শতিকাৰপৰা অঞ্চল শতিকালৈ ; (২) অঞ্চল শতিকাৰপৰা ইংৰাজৰ অধিকাৰলৈকে উচিত বিভাগ হৈছে।”

I am indebted to Dr. Bani Kanta Kataki M.A. P.H.D. of the Cotton College who has kindly gone through the English portion of the book. My thanks are also due to Moulavi Shamsuddin Ahmed M.A., the assistant curator of the Indian Museum, Calcutta, under whose learned guidance I received a course of training in Archæology in June 1935. My great indebtedness is due to the authority of the Kamarupa Anusandhan Samiti with the Hon'ble Rai Bahadur K. L. Baruah, B.L., Minister L.S.G. of a very high historical learning as president, Sj. D. Goswami M.A., B.L., as Hony. Secy., and other learned members, like Mr. S. C. Goswami B.T., Prof. R. R. Thomas M.A., P.R.S.; Prof. Mahibullah M.A., Srijut Jogendra Nath Baruah,

B.L., Sj. Gopinath Bordoloi M.A., B.L., Prof. Bhurban Mohan Sen, M.A., Sj. Sonaram Chowdhury and Sj. Sisir Kumar Baruah B.L. The Assamese portion of the book was read in a largely attended meeting of the Asamese Language Improvement Society, Gauhati, which was held in the Curzon Hall, on 23-9-35 in honour of Sj. Kuladhar Chaliha B.L., on his return from Viena. Sj. Raghunath Chowdhury, Sj. Haramohan Das B.A., Ambika Giri Roy Chowdhury, Moulavi Herasatulla B.L., Moulavi Muhammad Saleh B.A., Sj. Jalati Ram Lahkar and other interested members of the Executive Body of the said Sabha (অ, ভা, কু, সা,) have greatly encouraged me in this subject.

GAUHATI
30-12-35

S. KATAKI

অসমীয়া প্রাচীন লিপি

বা

পুরলি অসমীয়া আখ্য

অসমীয়া প্রাচীন লিপি প্রায় ১৫০০ বছৰ আখ্ব। কুমাৰ ভাস্কৰ বৰ্ষাই যেতিয়া পুৰণি কামৰূপত বাজৰ কৰে তেতিয়া মহাবাজ হৰ্ষবৰ্দ্ধন ভাৰত সন্দ্রাট আছিল। নৰকাশুৰ, ভগদত আদিৰ পুৰণি কাহিনীৰ যুগ বাদ দিলেও ইতিহাস বা বুৰঞ্জী হিছাবে কুমাৰ ভাস্কৰ দিনৰ পৰা অসমীয়া আখ্বৰৰ ক্ৰমবিকাশ ধাৰাবাহিকৰণে দেখুৱাব পাৰি। এই কাল ভোখৰ খৃষ্টীয় সপ্তম শতাব্দী, আৰু ভাস্কৰ বৰ্ষাই দান কৰা তামৰ ফলিয়েই হৈছে অসমীয়া আখ্বৰৰ সৰ্বপ্রথম নিৰ্দশন। অৱশ্যে পুৰাতাত্ত্বিক সকলৰ উত্তম আৰু যজ্ঞৰ ফলত ইয়াতকৈও আগৰ আখ্বৰ ক্ৰমাণ্ব আবিস্কৃত হৰ পাৰে। সপ্তম শতাব্দীৰ মহাকবি বাণভট্ট বচিত হৰ্ষ-চৰিতৰ সপ্তম অধ্যায়ত এইদৰে সংস্কৃতত লিখা আছেঃ—“সুভাষিত ভাঙ্গিতং পুস্তকানি পৰিণত পাটলপটেলিত্তিংষি” ইত্যাদি। টমাচ আৰু কৱেল চাহাৰৰ ইংৰাজী অনুবাদৰ অসমীয়া তৰ্জমা এইদৰে কৰিব পাৰি, যেনে “সঁচিপাতত

পাঁচ বিধৰ লিখা থকা পুঁথি কুমাৰ ভাস্কৰ বৰ্ষাই মহাৰাজ হৰ্ষবৰ্জনলৈ উপচোকন পঠাইছিল। এই পুঁথি কেতিয়াবালৈ আবিস্কৃত হলৈ অসমীয়া পুৰণি আখবৰ দ্বিতীয় নিৰ্দশন দেখা যাব।” ভাস্কৰ বৰ্ষাই দানকৰা তামৰ ফলিকে প্ৰথমে ধৰি আজিলৈকে সপ্তম শতাব্দীৰ পৰা কামৰূপ-অসম সংক্রান্ত যিবোৰ পুৰালিপি আবিস্কৃত হৈছে সেই লিপিবোৰৰ পৰা অসমীয়া আখবৰ ক্ৰমবিকাশ যথাসাধ্য অধ্যয়ন কৰি অসমীয়া প্ৰাচীন লিপি যুগ্মত কৰা হৈছে আৰু সেইদৰে এই লিপিৰ বয়সো নিৰ্ণয় কৰা হৈছে। আমি এই লিপিবোৰৰ সময়ানুক্ৰমে (chronologically) তলত এটি তালিকা দিলোঁ :—

- ১। কুমাৰ ভাস্কৰ বৰ্ষাই তামৰ ফলি, ৬১০ খঃ।
- ২। মলন্দত পোৱা পোৱা মাটিৰ মোহৰ, ৬৪৩ খঃ।
- ৩। তেজপুৰ পাহাৰৰ গাৰ শিলালিপি, ৯১০ গুপ্তাৰ অৰ্থাৎ ৮২৯ খঃ।
- ৪। গোলাঘাটৰ দেওপানী বিষ্ণুগুৰ্তি শিলালিপি, ৯ম শতাব্দী।
- ৫। বনমাল দেৱৰ তামৰ ফলি, ৮৮৩ খঃ।
- ৬। বলবৰ্ষা দেৱৰ তৃতীয় তামৰ ফলি, ৮৮৩ খঃ।

(1) Epigraphica Indica, Vol. XII, XIX.

(2) J. B. & O. R. S., Vol. VI.

(3) J. B. & O. R. S., December 1917.

(4) Epigraphica Indica, Vol. XVII, page 329-30

(5) J. A. S. B., Vol. IX.

(6) J. A. S. B., No. 1, 1897 [Early History of Kamarupa and কামৰূপ শাসনাবলী]

- ৭। বন্ধপাল বর্ণাব তামৰ ফলি, ১০২৫ খঃ।
- ৮। ইন্দ্রপাল বর্ণাব তামৰ ফলি, ১০৩৮ খঃ।
- ৯। ইন্দ্রপাল বর্ণাব দিতীয় তামৰ ফলি, ১০৫১ খঃ।
- ১০। ধর্মপাল বর্ণাব তামৰ ফলি, ১০৯২ খঃ।
- ১১। কানাইবৰশী শিলালিপি, ১১২৭ শকা�্দ অর্থাৎ ১২০৫-৬ খঃ।

ওপৰৰ লিপিবোৰ পূৰ্ব-আহোম যুগৰ বা আহোম সকলৰ
আংগমনৰ আগব। আহোমৰ গৌৰবময় যুগৰ শিলালিপি, তাৱলিপি
আৰু পুৰণি পুঁথি অলেখ ; নিৰ্দৰ্শন স্বৰূপে চিত্ৰত দেখুৱা হৈছে।
এই সকলো বোৰ লিপি আশ্রয় কৰি মুঠতে কবলৈ গলে অসমীয়া
আখবৰ ক্ৰমবিকাশ ছই যুগত বিভক্ত কৰিব পাৰিব :—

- (1) সপ্তম শতাব্দীৰ পৰা ত্ৰয়োদশ শতাব্দীলৈ।
- (2) ত্ৰয়োদশ শতাব্দীৰ পৰা ইংৰাজৰ অধিকাৰলৈ।

পূৰ্ব-আহোম যুগত অসমীয়া লিপিৰ নাম কামৰূপ লিপি নাম
থকা যেন অভুমান হয়। কিয়নো কামাখ্যা আৰু উমানন্দ দেৰালয়ৰ
তামৰ ফলিত ভূমিদান সম্পর্কীয় কথা এপিনে আহোম ভাষাত
আৰু আনপিনে সংস্কৃতত একে অৰ্থপূৰ্ণ কথাকে লিখা আছে।
ফলিৰ অন্তত ইতি “অসমাক্ষৰেণ লিখিতং” বুলি উল্লেখ আছে।
ইয়াৰ পৰা এইটো বুজিব পাৰি যে আহোম যুগতহে লিপিৰ
নাম অসমীয়া লিপি হৈছিল। পিছত আমাৰ উদ্দেশ্য হৈছে

(7) J. A. S. B., 1898.


(8) J. A. S. B., Part I, 1898.

(9) J. A. S. B., Part I, 1897.

(10-11) Annual Report of the K. A. S., 1920, First Edition.

অসমীয়া লিপিৰহে ক্ৰমবিকাশ দেখুৱাই ইয়াৰ উৎপত্তি আৰু
প্ৰাচীনত্ব নিৰ্ণয় কৰা।

ভাৰতীয় লিপিতত্ত্ব বিষয়ক (Epigraphy) গ্ৰন্থত অসমীয়া
লিপিৰ স্বাতন্ত্ৰ্য আৰু ক্ৰমবিকাশ অঢ়াবধি সুচাৰুকপে দেখুৱা
নাই। “বঙ্গভাষা ও সাহিত্য”ৰ বুৰজীলিখক ৰায়বাহাদুৰ দীনেশচন্দ্ৰ
দেনে অসমীয়া আখবক বঙ্গাঙ্কৰেৰ প্ৰকাৰভেদে মাত্ৰ বুলিছে।
কিন্তু এই মত খণ্ডন কৰিবৰ যুক্তিপূৰ্ণ আলোচনা আছে। তলত দিয়া
শ্ৰেণীবিভাগ অনুসৰি অসমীয়া আখবৰ উৎপত্তি নিৰ্ণয় কৰা হৈছে
আৰু ইয়াৰ ক্ৰমবিকাশ দেখুৱা হৈছে। বিদ্বৎজন সমাজে আমাৰ
এই আলোচনাৰ যুক্তিপূৰ্ণতা প্ৰমাণে সৈতে বিচাৰ কৰি চাব।



পুরালিপিতাত্ত্বিক সকলে স্থির করিছে যে, ভাবতীয় আর্যভাষার আদি হৈছে ব্রাহ্মী বর্ণমালা। মহাবাজ অশোকৰ অনুশাসনবোৰ এই “ব্রাহ্মী” আৰু ‘খৰোষ্ঠি’ আখৰত লিখা হৈছিল। মৌৰ্য্য যুগৰ পিছত কুষাণ যুগত ভাবতীয় লিপিৰ অলপ পৰিবৰ্তন ঘটে। গুণ্ডু-যুগত ৪ৰ্থ আৰু ৫ম শতাব্দীত উত্তৰ-পশ্চিম ভাবত, মধ্যভাবত আৰু পূৰ-ভাবতত কেইবা বিধো লিপিৰ প্ৰচলন ঘটে। গুণ্ডুযুগত পূৰ-ভাবতীয় লিপিৰ পৰিবৰ্তন আৰু সংমিশ্ৰণ ঘটি কুটিল লিপিৰ পৰা কামৰূপলিপি বা পুৰণি অসমীয়া উৎপন্নি হৈছে। লিপিৰ ক্ৰমবিকাশ চিত্ৰিত এই পৰিবৰ্তন কেনেদবে ঘটিছে তাক মনযোগেৰে ঢালেই ধৰা পৰিব। অসমীয়া লিপি কদাপি “বঙ্গাক্ষবেৰ প্ৰকাৰ ভেদ” হব নোৱাৰে। বঙ্গলিপিত অন্তস্থ্য ‘ঝ’ আৰু ‘ঝ’ৰ স্থান নাই। Phonetic বা উচ্চাবণ অনুসাৰেও “শ, ষ, স” আৰু প্ৰথম ‘চ’, দ্বিতীয় ‘ছ’ৰ তাৰতম্য আছে। ‘ঞ্চ’ আৰু ‘ঞ্জ’ৰ অসমীয়া উচ্চাবণ যেনে “পদ্ম” “লখ্মী” বঙ্গভাষাত নাই। এইবোৰ উদাহৰণ অসমীয়া ভাষাৰ বিশেষত্ব। তহুপৰি পুৰণি মিশ্ৰ যুক্তাক্ষৰৰ চিত্ৰ পৰীক্ষা কৰিলেও অসমীয়া লিপিৰ বিশেষত্ব আৰু বঙ্গলিপিৰ লগত পাৰ্থক্য স্বন্দৰকৈ প্ৰমাণিত হৰ। গতিকে ব্রাহ্মীলিপি প্ৰথম, কুষাণলিপি দ্বিতীয়, গুণ্ডুলিপি তৃতীয়, আৰু এই গুণ্ডুলিপিৰ পূৰ-ভাবতীয় কুটিল লিপি চতুৰ্থ, আৰু এই কুটিল লিপিৰ পৰিবৰ্তন আৰু সংমিশ্ৰণ ঘটি ঘটা কামৰূপ লিপি বা পুৰণি অসমীয়া লিপি পূৰভাবতীয় ভাষাৰ বংশ-লতিকাত পঞ্চম স্থান অধিকাৰ কৰিছে বুলি স্থিৰ কৰিব পাৰি। আৰু এয়ে অসমীয়া লিপিৰ উৎপন্নি।

ত্ৰয়োদশ শতাব্দীৰ পৰা কামৰূপ লিপি অসমীয়া লিপিত পৰিবৰ্ত্তিত হৈছিল বুলি অনুমান হয়। স্বৰ্গীয় পণ্ডিত হেমচন্দ্ৰ

গোস্বামীয়ে এই আহোম যুগৰ ঘিৰোৱ পুথি গবর্নমেণ্টৰ আচুকুল্যত
সংগ্ৰহ কৰি Descriptive Catalogue of Assamese
Manuscript নামেৰে ইংৰাজী পুথি অসমীয়া সাওদ ৩ভোলানাথ
বক্ৰাৰ বদান্ততাৰে কলিকতা বিশ্ববিদ্যালয়ৰ হতুৱাই প্ৰকাশ কৰাই
গল, সেই পুথিত স্বৰ্গীয় পঞ্চিতে অসমীয়া আখবৰ (১) গড়গঞ্চ
স্কুল, (২) বামুণীয়া স্কুল, (৩) লহকৰী আৰু কায়থালী স্কুল—এই
তিন শ্ৰেণীৰ অন্তভুক্ত কৰি অসমীয়া লিপিৰ এটি বৈজ্ঞানিক বা
উন্নত শ্ৰেণীবিভাগ দেখুৱাই গৈছে। এই শ্ৰেণীবিভাগ মতে আখবৰ
গঢ় বৰ্তমান সামান্য যেন অনুমান হয়। তথাপি আহোম যুগৰ
প্ৰচলিত লিপিৰ এই শ্ৰেণীবিভাগ বিশেষকৈ মন কৰিব লগিয়া।
এই পুথিৰ পাতনিৰ ১৮ পৃষ্ঠাত শ্ৰীযুত সূৰ্যকুমাৰ ভুঞ্জাই ইংৰাজীত
প্ৰকাশ কৰা অভিমত আমি সমৰ্থন কৰো।*

* "The Assamese manuscripts afford an invaluable opportunity for the evolution of the Assamese script, which is used in all *puthis*, even in the Sanskrit ones. Its difference from Bengali consists in several letters; but at present, only the letters 'ৰ' (r) and 'ৱ' (w) have maintained the distinction between the two alphabets. The letter 'ঁ' (th) is a reproduction of 'ঁ' (ch) with a small dash projecting from the bottom of the latter. The letters 'ন' (n) and 'ল' (l) are sometimes indistinguishable, though some copyists put a dot below 'ন' in order to represent 'ল'. In many manuscripts অ, আ, কু, হ, ত্য and ঙ approach their Sanskrit prototypes more than their modern Assamese equivalents. Words written at one stretch without demarcation from each other by the necessary gap present enormous difficulties to uninitiated."

গুপ্ত আখবৰ লগত অসমীয়াৰ আধুনিক স, ম' শ্ৰী, আৰু ষৰ
সম্পূৰ্ণ সাদৃশ্য আছে। ‘ব’ আখবৰটো আৰু ‘হ’ আখবৰটোৰো গঢ়
প্ৰায় গুপ্ত আখবৰ সৈতে মিলে (চিৰ নং) ওপৰত এইটো কৈ
অহা হৈছে যে ৰাঙ্গামী, কুৰাণ, গুপ্ত আৰু কুটিল লিপিৰ পৰাই
অসমীয়া আখবৰ উৎপত্তি হৈছে। কুমাৰ ভাস্কৰ বৰ্ম্মাৰ তামৰ ফলিব
পৰা আৰম্ভ কৰি অহুসন্ধান সমিতি গঢ়ত বক্ষিত গোলাঘাট বিষ্ণুগুর্জি
লিপি লৈকে আবিস্কৃত সকলো ফলিব পৰা বিশেষ যজ্ঞৰে পুৰণি
অসমীয়া আখবৰ নিৰ্দৰ্শন যুগ্মত কৰি নম্বৰৰ চিত্ৰত দেখুৱা হৈছে।
এতিয়া সেই নিৰ্দৰ্শনৰ আশ্চৰ্য লৈ ভাষাৰ বংশলতিক। অহুসবি
মহাবাজ হৰ্ষবৰ্দ্ধনৰ হস্তলিপিৰ পৰা উদ্বৃত গুপ্ত আখবৰ লগত অসমীয়া
আখবৰ সাদৃশ্য আৰু সপ্তম শতাব্দীৰ পৰা দ্বাদশ শতাব্দীৰ ভিতৰত
অসমীয়া আখবৰ গঢ়ৰ লগত কুটিল আখবৰ কি সাদৃশ্য আছে আৰু
দ্বাদশ শতাব্দীৰ পিছত অসমীয়া আখবৰ গঢ় কেনে দৰে পৰিবৰ্তন
হৈছে তাৰ বাছল্য আলোচনা তলত এটা এটাকৈ প্ৰায় প্ৰত্যেক
আখবৰে দিয়া হল।

ক—কুটিল আখবৰ ‘ক’টো দেবনাগৰীৰ দৰে। অসমীয়াৰ ‘ক’টোৰ
হাকোতাটো তললৈ মেৰ খোৱা নহয়। এইখিনি কুটিল আখবৰ
পৰা অংতৰ হৈছে। পিছলৈ এই হাকোতা মেৰ খাই গৈছে।

খ—কুটিল আখবৰ লগত প্ৰায় মিল। কিন্তু ‘খ’ৰ ওপৰৰ
হাকোতাটো আধুনিক ‘গ’টোৰ দৰে তললৈ নামি অহা।

গ—কুটিল আখবৰ ‘গ’টো দেবনাগৰীৰ ‘গ’ৰ দৰে আৰু অসমীয়াৰটো
কুটিলৰ দৰে; কেবল আগটো খন্তি এপাতৰ দৰে।

ঘ—এই আখবৰটো আধুনিক ‘ঘ’ৰ দৰে; একেদৰে চলি আহিছে
যদিও গাৰ ভাজ অলগ অসমান।

ঙ—এই আখবটো কুটিল আখবৰ অৱস্থাত ; মূৰত পাণ্ডিৰি নাই কিন্তু
গৰ ভাজ হলে একে আৰু অসমীয়াত হলে মূৰত পাণ্ডিৰি মৰা ।

চ—প্ৰায় ‘঱’টোৰ দৰে আকাৰত । কুটিল অৱস্থাতো তদ্বপ কিন্তু
কাষৰ আঁচটোৰ টানটো কুটিল হৈ থাকোতে মাজত, আৰু
অসমীয়া হওঁতে মূৰত, কিন্তু পিছলৈ আধুনিক আকাৰ পাইছে ।

ছ—ইয়াৰ টোটোলা ছুটা ছুই ফালে বঢ়া, অসমীয়া আৰু কুটিলত
এনে অৱস্থা ; পিছত বাঞ্ছফালৰ টোটোলো নাইকিয়া হৈ
আগফালৰ টোটোলাৰ কাষত ভাজ বৈ গৈছে ।

জ—ই ভ্ৰান্তী হৈ থাকোতে ইংৰাজী E টোৰ দৰে আছিল । গুণ্ঠ
যুগত ইয়াৰ নেজ সবিল, কুটিল অৱস্থাত বৰ্তমান আকাৰ ধাৰণ
কৰিলে আৰু অসমীয়াতো সেই একে অৱস্থাতে বল ।

ট—এই আখবটো কুটিলত তলৰ পাকটোৰ এডোখৰ খহি ওপৰত
এটা ভাজ হৈ প্ৰায় লটোৰ দৰে দেখা হল । পিছলৈ ওপৰৰ
ভাজটো ওপৰলৈ উৰি গল আৰু পাছত পাকটো মেৰ খোৱা
হৈ বহি আধুনিক আকাৰ ধাৰণ কৰিলে ।

ঠ—এই আখবটো কুটিলত কেবল এটা শৃঙ্গ হৈ থাকিল ।
অসমীয়াত শৃঙ্গটোৰ গাত ভাজ এটা হৈ মূৰ ছুটা মুকলি হৈ
পিছলৈ এই শৃঙ্গটো বেঁকাভাবে ঘূৰণীয়া হল আৰু তলৰ ফালে
এডাল আল গুলাই থাকিল । কিন্তু আধুনিক ‘ঠ’ত আলৰ
সলনি মূৰত টিকনি দিয়া হয় ।

ড—কুটিল অবস্থাত আধুনিক আকাৰৰ দৰে মেৰ খোৱা হৈ এটা
শৃঙ্গ হৈ থাকিল ; অসমীয়াতো সেই ভাজেই বল ।

চ—এই আখবটো ভ্ৰান্তীত, গুণ্ঠত, কুটিলত একে অৱস্থাতে থাকি
অসমীয়ালৈও তেনে দৰে বাগবিল ।

গুপ্ত আখবৰ লগত অসমীয়াৰ আধুনিক স, ম^০ ত্রী, আৰু ষৱ
সম্পূৰ্ণ সাদৃশ্য আছে। ‘ব’ আখবটো আৰু ‘হ’ আখবটোৰে গঢ়
প্ৰায় গুপ্ত আখবৰ সৈতে মিলে (চিৰি নং) ওপৰত এইটো কৈ
অহা হৈছে যে ৰাজ্ঞী, কুষাণ, গুপ্ত আৰু কুটিল লিপিৰ পৰাই
অসমীয়া আখবৰ উৎপত্তি হৈছে। কুমাৰ ভাস্তৰ বৰ্মাৰ তামৰ ফলিৰ
পৰা আৰম্ভ কৰি অহুসন্ধান সমিতি গৃহণ বক্ষিত গোলাঘাট বিষ্ণুমুর্তি
লিপি লৈকে আবিস্কৃত সকলো ফলিৰ পৰা বিশেষ যত্নেৰে পুৰণি
অসমীয়া আখবৰ নিৰ্দৰ্শন যুগ্মত কৰি নম্বৰৰ চিৰত দেখুৱা হৈছে।
এতিয়া সেই নিৰ্দৰ্শনৰ আশ্চৰ্য লৈ ভাষাৰ বংশলতিক। অহুসবি
মহাৰাজ হৰ্ষবৰ্দ্ধনৰ হস্তলিপিৰ পৰা উন্নত গুপ্ত আখবৰ লগত অসমীয়া
আখবৰ সাদৃশ্য আৰু সপ্তম শতাব্দীৰ পৰা দ্বাদশ শতাব্দীৰ ভিতৰত
অসমীয়া আখবৰ গঢ়ৰ লগত কুটিল আখবৰ কি সাদৃশ্য আছে আৰু
দ্বাদশ শতাব্দীৰ পিছত অসমীয়া আখবৰ গঢ় কেনে দৰে পৰিবৰ্তন
হৈছে তাৰ বাছল্য আলোচনা তলত এটা এটাকৈ প্ৰায় প্ৰত্যেক
আখবৰে দিয়া হল।

ক—কুটিল আখবৰ ‘ক’টো দেবনাগৰীৰ দৰে। অসমীয়াৰ ‘ক’টোৰ
হাকোতাটো তললৈ মেৰ খোৱা নহয়। এইখিনি কুটিল আখবৰ
পৰা ঝাঁতৰ হৈছে। পিছলৈ এই হাকোতা মেৰ খাই গৈছে।

খ—কুটিল আখবৰ লগত প্ৰায় মিল। কিন্তু ‘খ’ৰ ওপৰৰ
হাকোতাটো আধুনিক ‘গ’টোৰ দৰে তললৈ নামি অহা।

গ—কুটিল আখবৰ ‘গ’টো দেবনাগৰীৰ ‘গ’ৰ দৰে আৰু অসমীয়াৰটো
কুটিলৰ দৰে; কেবল আগটো খন্তি এপাতৰ দৰে।

ঘ—এই আখবটো আধুনিক ‘ঘ’ৰ দৰে; একেদৰে চলি আহিছে
যদিও গাৰ ভাঁজ অলপ অসমান।

ও—এই আখবটো কুটিল আখবৰ অৱস্থাত ; মূৰত পাণ্ডিৰি নাই কিন্তু
গুৰি ভাজ হলে একে আৰু অসমীয়াত হলে মূৰত পাণ্ডিৰি মৰা ।

চ—প্ৰায় ‘ঝ’টোৰ দৰে আকাৰত । কুটিল অৱস্থাতো তজ্জপ কিন্তু
কাষৰ আঁচটোৰ টানটো কুটিল হৈ থাকোতে মাজত, আৰু
অসমীয়া হওঁতে মূৰত, কিন্তু পিছলৈ আধুনিক আকাৰ পাইছে ।

ছ—ইয়াৰ টোটোলা ছুটা ছুই ফালে বড়া, অসমীয়া আৰু কুটিলত
এনে অৱস্থা ; পিছত বাঁওফালৰ টোটোলো নাইকিয়া হৈ
আগফালৰ টোটোলাৰ কাষত ভাজ বৈ গৈছে ।

জ—ই ব্ৰাঞ্চী হৈ থাকোতে ইংৰাজী E টোৰ দৰে আছিল । গুপ্ত
যুগত ইয়াৰ নেজে সবিল, কুটিল অৱস্থাত বৰ্তমান আকাৰ ধাৰণ
কৰিলে আৰু অসমীয়াতো সেই একে অৱস্থাতে বল ।

ট—এই আখবটো কুটিলত তলৰ পাকটোৰ এড়োখৰ খহি ওপৰত
এটা ভাজ হৈ প্ৰায় লটোৰ দৰে দেখা হল । পিছলৈ ওপৰৰ
ভাজটো ওপৰলৈ উৰি গল আৰু পাছত পাকটো মেৰ খোৱা
হৈ বহি আধুনিক আকাৰ ধাৰণ কৰিলে ।

ঠ—এই আখবটো কুটিলত কেবল এটা শৃঙ্খল হৈ থাকিল ।
অসমীয়াত শৃঙ্খলটোৰ গাত ভাজ এটা হৈ মূৰ ছুটা মুকলি হৈ
পিছলৈ এই শৃঙ্খলটো বেঁকাভাবে ঘূৰণীয়া হল আৰু তলৰ ফালে
এডাল আল ওলাই থাকিল । কিন্তু আধুনিক ‘ঠ’ত আলৰ
সলনি মূৰত টিকনি দিয়া হয় ।

ড—কুটিল অৱস্থাত আধুনিক আকাৰৰ দৰে মেৰ খোৱা হৈ এটা
শৃঙ্খল হৈ থাকিল ; অসমীয়াতো সেই ভাজেই বল ।

চ—এই আখবটো ব্ৰাঞ্চীত, গুপ্তত, কুটিলত একে অৱস্থাতে থাকি
অসমীয়ালৈও তেনে দৰে বাগৰিল ।

ণ—মূর্দ্ধণ্টো কুটিলত আৰু অসমীয়াত একেই। কিন্তু ৣ-ব পাকটো 'ল'টোৰ দৰে মাজতে মেচ লোৱা হৈ অসমীয়া হল।

ত—এইটো অসমীয়াত ব্ৰাহ্মীৰ আকাৰতে প্ৰায় ৪-ব° দৰে দেখা হৈছিল।

থ—কুটিলত আৰু অসমীয়াত গোটেই একে।

দ—এই আখবটোৰ আৰ্থুটো ভাঙ্গতে কুটিলত বাঁওহাতৰ ফালে অলপ পাক লাগিল, অসমীয়াত তেনে দৰেই ৰল কিন্তু তলৰ ভাগটো অলপ দীঘলীয়া হৈ ওপৰলৈ উজাল।

ধ—এই আখবটোৰ আঁচৰ ওপৰত দিয়া হাকোতাটো কুটিল অৱস্থাত তলত লগোৱা। অসমীয়াত হাকোতাটো একেবাৰেই নাই।

ন—এইটো পকোৱা বৰ্গ্য জ-টোৰ দৰে হৈ কুটিল আৰু অসমীয়াত একে অৱস্থাতে থাকিল।

প—এইটো কুটিলত দেবনাগৰীৰ দৰে; অসমীয়াতো তেনে দৰে থাকিল, কিন্তু ওপৰৰ ভাগ মুকলি হৈ ৰল।

ফ—টো কুটিলৰ আকাৰতকৈ অসমীয়াত অলপ লবি তললৈ হাকোতাটো নামি আহিল। পিছলৈ য-ব আকাৰ ধাৰণ কৰিলে।

ব—একে দৰেই আছে। অসমীয়াত তলত এটা আঁচ দিয়া হল।

ভ—ব পাকটো সোহাতৰ পৰা সমানভাৱে বাঁওহাতৰলৈ গৈ তলৰ ফালে বেঁকা হৈ পৰিল।

ম—ইয়াৰ আকাৰ সকলো সময়তে প্ৰায় একেভাৱে থাকিল।

য—কুটিলৰ অলপতে থাকি অসমীয়াত তলৰ ভাগটো মুকলি ভাৱে এফলীয়া হৈ থাকিল।

ৰ—টোৰ কুটিল আৰু অসমীয়া অৱস্থা একে।

ল—ৰ অৱস্থা কুটিল আৰু অসমীয়াত একে ।

ৱ—ৰ কুটিলত ত্ৰিকোণ ভাগ ঘূৰণীয়া হৈছে ; অসমীয়াত সেই
ত্ৰিকোণ ভাবেই আছে ।

শ—কুটিলত তালব্য শ-ৰ পাক দুটা নালডালৰ ছয়ো ফালে পৰে,
অসমীয়াত দুটা পাকৰ এটা লুপ্ত যেন দেখা যায় । পিছলৈ
ছয়োটা পাকেই থাকিল ।

ষ—কুটিল আৰু অসমীয়াত একে ভাবে থাকিল । অসমীয়াত
মাজৰ পেটকৰ্টা আঁচটো বাঢ়ি আহি আল ওলাই থাকিল ।

স—এই আখবটো গুপ্ত, কুটিল আৰু অসমীয়াত একে গঢ়তে
গঢ়িত ।

হ—এইটো আখবো একে গঢ়তে গঢ়িত ।

অ, আ—এই দুই আখবৰ গঢ় কুটিল আৰু অসমীয়াত একে ।

ই—কুটিল আৰু পূৰ্বনি অসমীয়াত দুটা ফুট আৰু তলত এটা আঁচ
মৰা যেন, পিছলৈ উৰ আকাৰ ধাৰণ কৰিলে আৰু পিচলৈ গৈ
আধুনিক আকাৰ পালে ।

উ—কুটিল আৰু অসমীয়াত একে ।

এ—টোৰ তলৰ আঁচটো কুটিলত ওলমি থাকে । অসমীয়াত
ওপৰলৈ উঠি পাক খাই থাকে ।

ং—অৱস্থাৰ আধুনিক লিখাত এটা শৃঙ্খ আৰু তলতে বেঁকাকৈ এটি
আঁচেৰে ব্যৱহৃত হয় যেনে কংস ; কিন্তু অসমীয়াত আখবটোৰ
মৃদত কেবল এটা শৃঙ্খ দিলেই অৱস্থাৰ উচ্চাবণ বুজায়
—যেনে বংশ ।

ওপৰত আলোচনা কৰা কথা বোৰ বিশেষকৈ মনযোগ দি
চালেই সকলোৱে বুজিব যে অসমীয়া আখবৰ উৎপন্নি কুটিল

আখবৰপৰা। এই গ্ৰন্থত অসমীয়া আখবৰ বিলাকৰ ক্ৰমবিকাশ বা
গঢ়-গতিৰ বিষয়ে আলোচনা কৰা মন্তব্যবোৰ আমাৰ সম্পূৰ্ণ নিজা।
এইবোৰ কোনো ইংৰাজী বা বঙ্গা কিতাপৰ পৰা ধাৰ কৰা ভহয়।
গতিকে চিঞ্চালি লোকে ইয়াৰ আসেঁৱাহ উলিয়াৰ পাৰে ; কিন্তু
আমাৰ অভিযত একেবাৰে দলিয়াই পেলোৱা বিধৰ নহয়। কিয়নো
আমিও এই বিষয়টো বিশেষ অধ্যয়ন আৰু সতৰ্কভাৱে আলোচনা
কৰিছে মন্তব্য দিছোঁ। লিপি সমন্বীয় কথাৰ ইমানতে অন্ত
পৰিল।

ଓপରକିଂ

ଆମାର ଦେଶତ ଏତିଯା ପ୍ରାଚୀନ ବର୍ଣ୍ମାଳା ବା ଅସମୀୟା ପୁରଣି ଆଖର ପ୍ରଚଳନ ସମ୍ପର୍କେ ଏଟି ଜନମତ ଗଠନ ହବର ଆଗନ୍ତୁକ ଦେଖା ଗୈଛେ । ଉତ୍ତର ଲକ୍ଷ୍ମୀମହିମପୁରତ ବହା ଚତୁର୍ଦ୍ଦଶ ସାହିତ୍ୟ ସମ୍ବିଳନତ ଆକୁ ସାହିତ୍ୟ ସଭାର ମଞ୍ଜଲଦୈ ଅଧିବେଶନତୋ ଲିପି ପରିବର୍ତ୍ତନ ଆକୁ ପ୍ରଚଳନ ସମ୍ପର୍କେ ଆଲୋଚନା ହୈଛିଲ । କିନ୍ତୁ ଯଦିହେ ଲିପି ପରିବର୍ତ୍ତନ କବିବ ଲଗ୍ନୀୟା ଏକାନ୍ତ ଦବକାବ ହୟ ତେଣେ ଅସମୀୟା ପୁରଣି ଲିପିରହେ ପ୍ରଚଳନ ହବ ଲାଗେ—ଏନେ ମତ ସବହ ଭାଗ ସଭ୍ୟର ଦେଖା ଗୈଛିଲ । ଇପିନେ ସିଦିନା ମାଥୋନ ରେଜଓରାଦାତ ମହାଜ୍ଞା ଗାନ୍ଧୀକ ସଭାପତି କବି ଭାବତବର୍ଷତ ଏକଲିପି ପ୍ରଚଳନ କବିବର ଅର୍ଥେ ପୁରଣି ଦେବନାଗର ପ୍ରଚଳନ କବିବ ଖୁଜିଛେ । ଇଫାଲେ ଆକୋ ଜଗଞ୍ଜୁବି ହୋଇବା ଆନ୍ଦୋଳନେ ବୋମାନ ଲିପି ପ୍ରଚଳନ କବିବଲୈ ଜନମତ ସୃଷ୍ଟି କବିଛେ । ଏଇ ସମୟତ ଅସମତ ପୁରଣି ଲିପି ପ୍ରଚଳନ କବିବଲୈ ଯୋରାଟୋ କେନେ ଯୁକ୍ତିକବ ହବ ତାକ ଦେଶର ଚିନ୍ତାଶୀଳ ଲୋକସକଳେ ବିବେଚନା କବି ଚାବ । ଅସମୀୟା ପ୍ରାଚୀନ ଲିପି ପ୍ରଚଳନ କବିଲେ ଆମାର ତଳତ ଦିଯା ସୁବିଧା ଆକୁ ଅସୁବିଧା ବୋବ ଯେ ସଟିବ ଇ ଅରଣ୍ୟସ୍ତାବୀ ।

(୧) ପୁରଣି ଅସମୀୟା ଆଖର ପ୍ରଚଳନ କବିଲେ ଏଟି ସ୍ଵକୀୟା ସ୍ଵଦେଶୀ-ହୃବାଗର ଉଦୟ ହବ ଆକୁ ଏଇ ଭାବେରେ ଅହପ୍ରାଣିତ ହଲେ ସ୍ଵଦେଶୀର ଉଦ୍ଗାତି ସାଧନ କ୍ଷୀତ୍ର ଆକୁ ତୀର ହବ ।

(২) জ্ঞান আহরণকাৰী ছাত্রসকলৰ কাৰণে অসমীয়া পুৰণি লিপিৰ পাঠ উচ্চাৰ কৰিবলৈ উজ্জু হব।

(৩) দেশত বৃহৎ ভাবে মূদ্রাযন্ত্ৰ স্থাপন আৰু পৰিচালনাৰ আৱঁঘকতা বাঢ়িব। লগতে নিবহুৱ্য সমস্তা আংশিককপৈ সমাধা হব।

(৪) অসমীয়াৰ স্বতন্ত্ৰীয়া পুৰণি লিপিয়ে বঙ্গুৱা কিতাপ পঢ়াত বাধা জ্ঞাব আৰু তাৰ ফলত অসমীয়া কলমজীৱীৰ উৎকৰ্ষ সাধন হব।

(৫) ইফালে আগৰ শিক্ষিত তৰপৰ লোকে বৰ্তমান প্ৰচলিত অসমীয়া আখবৰে যি শিকিছিল তাক পাহৰিব লাগিব, নাইবা জানিও নজন। বা শিকিও নিশিকা হব লাগিব। এই ভাবটো প্ৰথমে কুকুচ যেন লাগিব পাৰে।

(৬) এতিয়াৰ বৰ্ণমালাবে মুদ্রিত অসমীয়াৰ সমস্ত পুথিভৰাল প্ৰাচীন লিপিবে পুনৰ মুদ্রিত কৰিব লাগিব যাতে ভবিষ্যতৰ শিকাকসকলে অতীতৰ জ্ঞান সহজে অৰ্জন কৰিব পাৰে।

(৭) এনেবোৰ কাজ কৰিবলৈ হলৈ বিবাট ধনভৰাল খুলিব লাগিব। দেশেৰ বিশিষ্ট সদাগৰ সকলে হাত উজান দিব লাগিব।

এইবোৰ স্মৃতিধাৰ কথা ভাবিলে পুৰণি অসমীয়া আখৰ প্ৰচলন কৰা কথাটো আখড়া যেন লাগে। কিন্তু যদিহে প্ৰত্যেক অসমীয়াই প্ৰকৃততে সৰ্বভাৱতৰ মাতৃভাষাৰ উদগতি সাধন কাৰ্য্যত একাণপতৌয়াকৈ যোগদান কৰিব খোজে কিন্তু অসমীয়া ভাষাক উচ্চ আসন দিবলৈ স্থিৰ সংকলন কৰে তেন্তে পুৰণি আখৰ প্ৰচলন কৰাটো অপৰিহাৰ্য কৰ্তৃব্য।

তচুপৰি বৰ্তমান জগতত ৰোমান লিপি সম্পৰ্কে এটি আন্দোলন উঠিছে। পঞ্জাৰ প্ৰদেশত ডক্টৰ লটিফে ৰোমান লিপিৰ এখন সকল পুন্তিকা প্ৰণয়ন কৰি জনসাধাৰণৰ মাজত বিতৰণ কৰি জনমত

গঠনৰ চেষ্টা কৰিছে। কলিকতা বিশ্ববিদ্যালয়ৰ ডক্টৰ সুনীতি কুমাৰ চাটাঞ্জীয়ে, ডক্টৰ লটিফৰ কিতাপৰ কিছুমান আঁসোৱাহ দেখুৱাই ৰোমান লিপি প্ৰচলনৰ অৰ্থে নিজে এখন নতুনকৈ আঁচনি কৰি দেখুৱাইছে। কোনোৱে আকো প্ৰচলনৰ বিষয়টো এনেকৈ উপলুঙ্গ কৰিছে যে গোটেই ভাৰতবৰ্ষক খণ্ডনধৰ্ম্মাৱলম্বী কৰি সকলো বিবাদ সমস্যাৰ অন্ত পেলাৰ্বলৈ চেষ্টা কৰা যেনে, ভাৰতীয় লিপিৰ পৰিবৰ্ত্তে ৰোমান লিপি প্ৰচলন কৰি জাতীয়ত গঠন কৰাও তেনে। পিছত ৰোমান লিপিনো কেনেকৈ প্ৰচলন কৰিব পাৰি আৰু ইয়াৰ প্ৰচলনত সুবিধা অসুবিধা কি কি আছে তাক মুঠকৈ তলত দেখুৱা হলঃ—

(১) ৰোমান লিপি প্ৰচলন কৰালে ভাৰতবাসীৰ বিভিন্ন ভাষা অবলম্বনকাৰীৰ মাজত একলিপি প্ৰবৰ্তন হব পাৰে।

(২) বৌদ্ধধৰ্মৰ পৰিত্র গ্ৰন্থবোৰ পালিভাষাত লিখা। সিংহল দ্বীপত ইউৰোপীয় মিশনাৰী পশ্চিমকলে বৌদ্ধধৰ্মৰ পৰিত্র পালিভাষা উক্তাৰ কৰিবৰ আজি প্ৰায় ১০০ বছৰ হল। পালিভাষাৰ স্বীকীয়া লিপি নাই। ৰোমান লিপিৰে সেই পালিভাষাৰ গ্ৰন্থবোৰ লিখা হৈছে। এতিয়া পালি ভাষাৰ চৰ্চা কৰিবলৈ হলে ৰোমান লিপিৰে লিখা গ্ৰন্থ নপঢিলে উপায়ান্তৰ নাই।

(৩) ৰোমান লিপি প্ৰচলন কৰিলে ভাৰতৰ হিন্দু মুচলমান ঐক্য সমষ্টাত সহায় কৰা হব। কিয়নো হিন্দুৰেও সংস্কৃত বা দেবনাগৰী এৰিব নোখোজে, মুচলমানেও উৰ্দ্ধ বা আৰবী এৰিব নোখোজে। টাৰ্কিৰ পথ অনুসৰণ কৰি জাতীয় উদ্দেশ্য সাধনৰ বাবে দুয়ো সম্প্ৰদায়ে পৰম্পৰ যোগ-বিয়োগ দি ৰোমান লিপি গ্ৰহণ কৰিব পাৰে।

(৪) গোটেই জগতে ৰোমানলিপি গ্ৰহণ কৰিব ধৰিছে। টাৰ্কিত কামালপাছাই ৰোমান লিপি প্ৰচলন কৰিলে। জাৰ্দানীয়ে গঠিক লিপিৰ

ব্যবহার এবি বোমান লিপি ললে। চোভিয়েট বাছিয়াই বোমান লিপি গ্রহণ করিলে। শ্লেভনিক জাতিবিলাকেও বোমান লিপি ললে একে। বেয়া নহব।

(৫) বোমান লিপির আখবৰ সংখ্যা মুঠতে ২৬টা। ভাবতীয় লিপির অনুস্থাব (১), বিসর্গ (২), আৰু চন্দ্ৰবিদ্বু (৩) বিষয়ক কেইটিমান চিন অবলম্বন কৰি অতি সহজে বোমান লিপি প্রচলন কৰিব পৰা হব।

(৬) বোমান লিপি ললে ‘টাইপৰাইটাৰ’ৰ বিষয়ে স্মৃতিধা ঘটিব।

(৭) কোনোৱে ভাৰিব পাৰে, বোমান লিপি গ্রহণ কৰাটো ভাৰতৰ পক্ষে বিজাতীয়। এনে বিজতৰীয়া ভাৰে ভাৰতৰ্বাসীৰ মন নীচ আৰু সংকীৰ্ণ কৰিব।

(৮) বোমান লিপিয়ে ভাৰতীয় আটাইবোৰ উচ্চাৰণসূচক শব্দ লিখাত সহায় কৰিব।

(৯) বোমান লিপিৰ প্রচলন কৰিলে সংস্কৃত আৰু ভাৰতীয় মাতৃভাষা-বোৰ বিকল্পি ঘটিব আৰু এই ভাষাবোৰ আগলৈ চিনাত্ত কৰা দুৰহ হব।

(১০) বোমান লিপিবে ভাৰতৰ পাৰ্বত্য জাতিবোৰৰ ভাষাও লিখিব পৰা হব।

এতিয়া ওপৰত দিয়া স্মৃতিধা অস্মৃতিধা বোৰ বিবেচনা কৰি দেশৰ লোকে কৰ্তব্য স্থিৰ কৰক। বোমান লিপিবে অসমীয়া ভাষা আৰু সাহিত্য লিখিলে কি আকাৰ ধাৰণ কৰিব তাৰ নিৰ্দৰ্শন সকলোৱে অবগতিৰ অৰ্থে আমি তলত দিলোঁ। বোমান বৰ্ণমালাৰ লগত যিবোৰ চিন উপকৰাকৈ প্ৰয়োগ কৰি ভাৰতীয় উচ্চাৰণ বৃজাব লাগিব তাৰো নিৰ্দৰ্শন তলত দিলোঁঃ—

ବୈମାନ ବର୍ଣମାଳା

a b c d e f g h i j k l m n o p q r s t u v

w x y z. = ମୁଠ ଆଖବ ୨୬ଟା ।

ঃ = ଦୀର୍ଘଚିହ୍ନମୁଚ୍କ ।

, = ମୂର୍ଦ୍ଧନ୍ୟବର୍ଣ୍ଣର ଚିନ ।

. = ଦାରି ।

* = ଡାଙ୍ଗର ହାତର ଆଖବ

ବୁଜୋରା ଚିନ ।

æ = ଏକାବ ।

' = ବିଶେଷ ଚିହ୍ନ

= ମୁଠ ଚିନ ୫ ପାଂଚୋଟା ।

ଅ = a	ଇ = i	ଚନ୍ଦ୍ରବିନ୍ଦୁ = e	r' h = ଢ
ଆ = aa	ଈ = ii	n' = ଏ	jn = ଜେ
ଇ = ii	ଏ = e	w = ର	ks' = କ୍ଷ
i: = ୟୀ	Ai = ଐ	y = ଯ	c = ଚ
ୟୁ = ୟୁ	o = ଓ	s' = ଶ	ch = ଛ
ୟୁ: = ୟୁ:	Au = ଔ	s = ସ	
ଝା = ୟା	Am' = ଅଂ	r' = ଡ	
ଝା: = ୟା:	Ah' = ଅଃ		

kʌtʌ Jugʌ mar gʌl kalʌr sutʌt
 ajo bʌsis thasrʌm ace aekebhabe
 arjyʌr gʌurʌ bgoshi mʌrtya bhubʌnʌt
 bije tar hendoloni sʌhiche nirobe.

* rʌghunath

* କତ ଯୁଗ ମାର ଗଲ କାଲର ମୌତତ ;

ଆଜିଓ ବଶିଷ୍ଟାଶ୍ରମ ଆଛେ ଏକେ- ଭାବେ ;

ଆର୍ଯ୍ୟର ଗୌରବ ସୂର୍ଯ୍ୟ ମର୍ତ୍ତ୍ୟଭୁବନତ

ବିଜେତାର ହେନ୍ଦୋଲନି ସହିଛେ ନୀରବେ !

—ସୁନ୍ଦରାଥ ।

mar c^hku duta cat' kare mel Khale. Sar pai
dckhilo, mor sc hat^hr keya angulito Sumai ache,
aru mor sei caragh^hr^hte sui aeho.

* L^hakshminath.

eye sei mor des' √s^hm nam√r
s^hobhiche S^hupas^he jar giri monohor
pabitra salidh^hut √ eye mor des'
Pronomo pronomo jar mahima ases.

‡ Muroli

এই বিষয় আৰু বিশদ আলোচনা নকৰোঁ। আমাক যেন
কোনোৱো ভুল ঘুৰুজে যে এই লিখক লিপি পৰিবৰ্তনৰ সপক্ষে
বা বিপক্ষে। পুৰণ লিপি প্ৰচলন বা পৰিবৰ্তন সম্পর্কে মই কোনো
নিজা মতামত প্ৰকাশ কৰিবলৈ সমৰ্থন নাই হোৱা এথোন।

উপসংহাৰত আমাৰ বক্তব্য এই যে ১৯৩৩ সনত লক্ষ্মীমপুৰত
বহা অসম সাহিত্যসভাৰ চতুর্দশ অধিবেশনত খ্যাতনামা সাহিত্যালুৰাগী
শ্ৰীযুত জ্ঞানদাতিবৰাম বৰুৱা বাৰ-এট-ল ডাঙৰীয়াৰ সভাপতিত্বত
অসমীয়া পুৰণি আখ্যৰ প্ৰচলন সম্পর্কে আলোচনা আৰু আলোচনা

মোৰ চকু দুটা টাট কৰে মেল খালো। সাৰ পালো। সাৰ পাই
দেখিলো, মোৰ মো কান থনৰ বিক্ষাত মো হাতৰ কেঁয়া আঙুলিটো
মোমাই আছে; আৰু মোৰ মেই চৰাঘৰতে শুই আছো। —লক্ষ্মীনাথ।

ঝ এয়ে মেই মোৰ দেশ অসম নামৰ,
শোভিছে চৌপাশে যাৰ গিৰি মনোহৰ।
পৰিত সলিল ধৌত এয়ে মোৰ দেশ,
প্ৰণগ্মো যাৰ মহিমা অশেষ।

(মুৰলী)

কবিবলৈ এটি প্রস্তাৱ গ্ৰহণ কৰা হয়। সেই সময়ত, অসমীয়া
পুৰণি আখবৰ গঢ়নো কেনেকুৱা, আৰু কোন কোন কেইটা আখবৰ
গঢ়নো পৰিবৰ্ত্তিত হৈছে, দেশৰ বৰ্তমান অবস্থাত সেই আখবৰ
প্ৰচলন কৰিলে স্মৃতিধা অস্মৃতিধা বা সম্পদ আপদ কি ঘটিব পাৰে
ইত্যাদি নানা আলোচনা হয়। সেই প্ৰসঙ্গতে আমাৰ হিতৈষী
ৱয়োজেষ্ট সাহিত্যিক আৰু লগবীয়া সাহিত্যসেৱীসকলে তেনে
পুৰণি আখবৰ নিৰ্দৰ্শন থকা কিতাপ যুগ্মত কৰি বাইজক দেখুৱাবলৈ
এই লিখকক অমুৰোধ কৰে। বুবঞ্জী শাখাৰ অধিবেশনত সভাপতি
হোৱাৰ কাৰণেই বোধকৰো, নাইবা অসমৰ পুৰাতত্ত্ব আৰু প্ৰত্ৰৰ
বিষয়ৰ আলোচনাত বতি থকাৰ কাৰণেই বোধকৰো এই অভাজনক
কেইবাজনো লোকে আঙুলিয়ায় আৰু অধিবেশন ভাঙ্গি যোৱাৰ
পিছতো এই সম্বন্ধে ঘনাই বুজ লয়। গতিকে সিবিলাকৰ গ্ৰীতিৰ
অৰ্থেই হওক বা বাইজৰ আদেশ শিরোধাৰ্য্য বুলিয়েই হওক,
নাইবা সময় উপযোগী নবীন কৃতি সাহিত্যিক আৰু বিশ্ববিদ্যালয়ৰ
পৰা বাহিৰ হোৱা অসমীয়া মেধাৰী ছাত্ৰসকলৰ আলোচনাৰ
কাৰণেই হওক অসমীয়া প্ৰাচীন লিপি বা পুৰণি অসমীয়া আখবৰ
এই প্ৰথমপৃথি যুগ্মত কৰি প্ৰকাশ কৰা হল। এতিয়া দেশবাসীয়ে
অসমীয়া পুৰণি আখবৰ প্ৰবৰ্তন আৰু প্ৰচলন কৰা প্ৰস্তাৱৰ বিষয়ে
তীব্ৰভাৱে আলোচনা কৰি কৰ্ত্তব্য স্থিৰ কৰক। বেঙ্গল এসিয়াটিক
সোসাইটিৰ চেক্ৰেটাৰী জেম্ৰ প্ৰিষ্ঠেপ চাহাৰ ভাৰতীয় ভাাষাবৰণ
বৰ্ণমালাৰ পাঠ উদ্বাৰ কৰ্ত্তা বুলি বিদিত; আৰু কলিকতাৰ প্ৰিষ্ঠেপ
ঘাটে তেওঁৰ স্মৃতি বক্ষা কৰিছে। হেনভাৱ দেশৰ অসাধাৰণ
পণ্ডিত জৰ্জ বুলাৰ চাহাৰ ভাৰতীয় পুৰালিপি বিষয়ক
গ্ৰহ অতি মূল্যবান দান (Indian Brahmi alphabets and

paleography)। ভাবতবর্ষৰ এচুকত পূৰ্ব সীমাইদি জিলিকি থকা
অসম দেশখনৰো পুৰণি অসমীয়া আখৰ যদিও ভাবতীয় বৰ্ণমালাৰ
অন্তর্গত, তথাপি প্ৰাদেশিক সাহিত্যিক আৰু পুৰাতত্ত্ব আলোচনাকাৰী
সকলৰ বিশেষকৈ মনযোগ আকৰ্ষণ কৰিবলগীয়া বিষয়। আমি
আগে অসমীয়া, পিছত ভাবতবাসী। ভাবতীয় লিপিতত্ত্বত অসমীয়া
লিপিৰ কিবা বিশেষত্ত্ব থাকিবনে নাইবা অসমীয়া পুৰণি লিপিৰ পুনৰ
উদ্বাবে অসমীয়া জাতীয়ত্ব গঠনত কিবা সহায় কৰিবনে এই বিষয়ৰ
আলোচনাত এই ক্ষুদ্ৰ পুস্তিকাৰ্ত সহায় কৰক—এয়ে সৰল বাঞ্ছ।
পুৰণি পুথি আৰু ফলিমোহৰ আদি পঢ়োতা আৰু পাঠ উদ্বাৰ
কৰোতা সকলৰ ই হাতৰ পুথি হওক। অলমতি বিস্তৰণে।

গুৱাহাটী

৩০-১২-৩৫

শ্রীসৰ্বেশ্বৰ কটকী

[Taken from ভাবতীয় প্রাচীন লিপি মালা]

EVOLUTION OF THE INDIAN SCRIPT
(EASTERN SCHOOL)

ব্রাহ্মী

ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ
ম	ৰ	ট	ঢ	ঘ	ছ	চ	ঞ	ঝ	ঙ

[বাকীর পরা ওজেরা পূর্বভাবতীয় ভাষার জনবিকাশ]

ମହାବାଜ ହର୍ଷବର୍ଦ୍ଧନବ ହତ୍ତଲିପିବ ପରା ଉଚ୍ଛବି

ଶୁଣ୍ଡ ଆଖବର ଲଗତ ଅମୟିଆ ଆଖବର ସାନ୍ତ୍ରି ।

from Mahrajadhiraj Harshavardhana's (silver coin)

ସ୍ଵାହିମୁଖ୍ୟମାତ୍ରାହତ୍ତଲିପିକାଳିକୁ

Sva ha sto ma ma ha ra ja dhi ra ja Sri Har sha sya

ସ. ହ ତ ମ ମ ଘ ହ ର ଧି ବା ଜ ଶି ଏ ହ ର ତ ।

Assamese Script during the seventh to twelfth century and its similarity with Kutila Script.

(From the plate of Bhaskar Burma)

সপ্তম শতাব্দীৰ পৰা দ্বাদশ শতাব্দীৰ ভিতৰত অসমীয়া আখবৰ গঢ়
আৰু

কুটীল আখবৰ লগত অসমীয়া আখবৰ সামৃদ্ধি।

পুৰণি অসমীয়া।

কুষ্ণগঞ্জ একজন ৯১০ তেল নথয়েন্দু
কখগঘঙ্গচছজটুঠড়তণতথদধন
কুটীল আখবৰ

কুষ্ণগঞ্জ একজন ২০৫৩ নথয়েন্দু
পুৰণি অসমীয়া।

ই দূর্দম দ্বৰণ খণ্ডনজওঙ্গ থ়া
পফবভমযবলৰশৰসহ অইউএআ
কুটীল আখবৰ


পঞ্চলবন্ধন অৰলৱ প্ৰেমন্ধ মুঁঁড়মা

(ভাস্কৰ বৰ্ষাৰ তামৰ ফলিৰ পৰা অসমীয়া আখবৰ উক্ত)

Plate No. IV

(Assamese letters in the 12th century)

দাদশ শতাব্দীত অসমীয়া আখবৰ লিখ



শাকে তুবণ যুগোপে মধুমোস অঞ্জোদশে ।
কামলপং সমাগত তুরকঃ ক্ষয় মা যয় ॥

From the Kanai Boroshi rock inscription)

N. Gouha*i*.

০ দাদা শতাকীর অসমীয়া

ଆଥବବ ଗଢ଼

(দানদা শাত্রাবীর বৈচারিক দানপত্র পরা)

[টোকা]—এই কলিখন অসমদেশের নথয় বুনি কর্তৃত ওনাইছে। ইকানো কামকপৰ ব কিয়া অবস্থাত থকা দ্বেষ্ট গড় নামে প্রচলিত নেওফিক কার্লিন প্রত্যন নকশাটৈক পাকিদ নোবাবি।

Assamese Script from 13th to 18th century

[তেব শতাদীৰ পৰা ওঠ'ব শতাদীৰ ভিতৰত অলগীয়া আখ'বৰ গঢ়]

ଅକ୍ଷାଦର୍ମନ୍ୟ ପୁଣ୍ୟ ପ୍ରଚ୍ଛଦ୍ଧି ଜୁହୁ କିମ୍ବା ପ୍ରମେୟ ତତ୍ତ୍ଵ
 ଏହା ଦୁଃଖ ଆ ଅଶ୍ରୁମନ୍ୟ ସାଧାରଣା କିମ୍ବା
 କିମ୍ବା ପ୍ରମେୟ ତତ୍ତ୍ଵ ବାକ୍ୟ ନେତ୍ରଲୋକ କୁଳ
 କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା

[ବାଦମା ଥାଳୀର ପିଛବ ଅମ୍ବାଯା ଆଥବ]

ANCIENT ASSAMESE SCRIPTS AFTER THE 12TH. CENTURY

[দানশ পাতকীৰ পিছৰ অসমীয়া আখব]

মিশ্ব মুভাক্ষুব
 অ হৈ এ বা অ গু গু ব
 উ বু বু তু তু লু লু
 ও বু বু তু তু লু লু
 কু বু বু তু তু লু লু

१८५३ विष्णुपीलान्तरभास्त्रापन्न एवं
१८५४ विष्णुदिश्यतिरक्षमान्तर्बहिर्भैरव
१८५५ एकत्रिभास्त्रान्तर्बहिर्भैरव ५० वर्षोऽपि
१८५६ प्रिंस रथबाजारिबाज
१८५७ विष्णुदिश्यतिरक्षमान्तर्बहिर्भैरव
१८५८ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८५९ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६० एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६१ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६२ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६३ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६४ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६५ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६६ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६७ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६८ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८६९ एकत्रिभास्त्रान्तर्बहिर्भैरव
१८७० एकत्रिभास्त्रान्तर्बहिर्भैरव

